

Official Visit of His Royal Highness Prince Salman bin Abdulaziz Al Saud Crown Prince, Deputy Prime Minister and Defence Translation)

চাউদী আৰব সাম্ৰাজ্যৰ ৰাজকীয় মহামান্য ৰাজকুমাৰ চালমান বিন আব্দুলাজিজ অল চাউদ, যুৱৰাজ ,উপ প্ৰধানমন্ত্ৰী আৰু ৰক্ষা মন্ত্ৰীৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণ ।

ফেব্ৰুৱাৰী ২১,২০১৪

১. উপ ৰাষ্ট্ৰপতি শ্ৰী এম.হামিদ আনছাৰিৰ আমন্ত্ৰন ক্ৰমে চাউদী আৰব সাম্ৰাজ্যৰ মহামান্য ৰাজকীয় ৰাজকুমাৰ চালমান বিন আব্দুলাজিজ অল চাউদ,যুৱৰাজ,উপ প্ৰধানমন্ত্ৰী আৰু ৰক্ষামন্ত্ৰীৰ ২৬ ফেব্ৰুৱাৰী ২০১৪ তাৰিখৰ পৰা ২৮ তাৰিখ ২০১৪ তাৰিখলৈ আনুষ্ঠানিক ভাৰত ভ্ৰমণ । তেওঁৰ সৈতে কেবিনেট মন্ত্ৰী সকল,উচ্চ পদস্থ বিষয়া সকল আৰু উদ্যোগ জগতৰ কেপ্তেইন সকলকে অন্তৰ্ভুক্ত কৰি এক উচ্চ স্তৰৰ প্ৰতিনিধি দল আহিব ।

২. চাউদী আৰবীয়া সাম্ৰাজ্যৰ পৰা এইচআৰএইচ ৰাজকুমাৰ চালমান বিন আব্দুলাজিজ অল চাউদৰ এই ভাৰত ভ্ৰমণ দেশ খনৰ পৰা শীৰ্ষতম ৰাজনৈতিক ভ্ৰমণ । ইয়াৰ পূৰ্বে দুটা পৰিত্ৰ মছজিদৰ তহাবধায়ক - মহামান্য ৰজা আব্দুলা বিন আব্দুল্লাজিজ অল চাউদে ২০০৬ চনৰ জানুৱাৰী মাহত গনন্ত্ৰত দিৱসৰ মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণ কৰিছিল ।প্ৰধানমন্ত্ৰী ড. মনমোহন সিঙে ২০১০ চনত কৰা ৰিয়াধ ভ্ৰমণ আৰু ২০১০ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ৰিয়াধ ঘোষণা পত্ৰ স্বাক্ষৰে নিৰাপত্তা,অৰ্থনীতি,ৰক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰ সমূহক সামৰি কৌশলগত

অংশীদাৰিহ্বৰ দিশত দুয়োদেশৰ দ্বিপাক্ষিক চুক্তিক অধিক উদ্বলৈ আগোৱাই  
নিছে ।

৩. ৰাজকীয় মহামান্য যুৱৰাজ গৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত ৰাষ্ট্ৰপতি শ্ৰী  
প্ৰনৱ মূৰ্থাজী আৰু প্ৰধানমন্ত্ৰী ড.মনমোহন সিঙক সাক্ষাৎ কৰিব । তেওঁ  
সন্মানিয় উপ ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব ।

৪. শেহতীয়া বছৰবোৰত জনসাধাৰনৰ সৈতে জনসাধাৰনৰ সম্পৰ্কৰ ভিত্তিত  
ভাৰত আৰু ছাউদী আৰবীয়াৰ মাজত বন্ধুত্ব সম্পৰ্ক গঢ় হৈ উঠিছে  
। দুয়োদেশৰ গুৰুত্ব থকা শক্তি, নিৰাপত্তা, অৰ্থনীতি ৰক্ষা আৰু ৰাজনীতিকে  
সামৰি মুখ্য ক্ষেত্ৰ সমূহত শেহতীয়া ভাৱে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি পাইছে  
।

৫. ২০১২-১৩ চনত ৪৩ বিলিয়ন আমেৰিকান ডলাৰতকৈ অধিক দ্বিপাক্ষিক  
বাণিজ্য কৰি ছাউদী আৰবীয়া আমাৰ চতুৰ্থ বৃহৎতম বাণিজ্যিক অংশীদাৰ  
হিচাপে পৰিগনিত হৈছে । ছাউদী আৰবীয়া ভাৰতৰ এক বৃহৎতম খাৰুৱা  
তেল যোগান ধৰোতাও । ২০১২-১৩ চনত আমাৰ মুঠ খাৰুৱা তেল  
ৰপ্তানীৰ প্ৰায় এক পঞ্চমাংশ ছাউদী আৰবীয়াৰ পৰা আহিছিল ।

৬. ছাউদী আৰবীয়াত থকা ভাৰতীয় নাগৰিকে দেশ খনৰ এক বৃহৎতম  
প্ৰবাসী নাগৰিকৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকে তেওঁলোকক  
অভ্যৰ্থনা কৰা দেশ খনৰ বিকাশ আৰু উন্নয়নত অপ্রয্যাপ্ত অৰিহনা যোগাই  
অহাতো প্ৰশংসনীয়ভাৱে স্বীকাৰ কৰা হৈছে । বৰ্তমান ছাউদী আৰবীয়াত  
২.৮৮ মিলিয়নতকৈও অধিক ভাৰতীয় নাগৰিকে বসবাস কৰি আছে ।

নতুন দিল্লী

ফেব্রুৱাৰী ২১, ২০১৪